

কাৰোনাৰ পৰা বাৰ্ছি থাকক



বাৰে বাৰে হাত ধুওক



সঠিকভাৱে মাস্ক পিন্ধক



দুই গজৰ দূৰত্ব পালন কৰক



যেতিয়ালৈকে ঔষধ নাই,  
তেতিয়ালৈকে শিথিলতা নাই